

13th India-Japan Foreign Ministers' Strategic Dialogue

October 07, 2020

13তম ভাৰত-জাপান বিদেশ মন্ত্ৰীৰ পৰিকল্পনা বাৰ্তালাপ

অক্টোবৰ 07, 2020

বিদেশ বিষয়ক মন্ত্ৰী ডঃ এছ জয়শংকৰে 7 অক্টোবৰ 2020 তাৰিখে টকিঅ'ত নিজৰ জাপানি প্ৰতিৰূপ, মহামান্য মিঃ মোটেগি ট'ছিমিটছোৰ সৈতে 13তম ভাৰত-জাপান বিদেশ মন্ত্ৰীৰ পৰিকল্পনা বাৰ্তালাপ অনুষ্ঠিত কৰে।

2. পাৰস্পৰিক বিশ্বাস আৰু একমত নীতিৰ কথা পুনৰ উল্লেখ কৰি, তেওঁলোকে ভাৰত-জাপান বিশেষ পৰিকল্পনা আৰু বিশ্বব্যাপি আংশীদাৰীয়ে কৰা উন্নতি পর্যালোচনা কৰে আৰু বিভিন্ন ক্ষেত্ৰৰ একবিন্দুস্থ আলোচনা কৰে, যেনে সমুদ্র সুৰক্ষা, বাণিজ্য আৰু বিনিয়োগ, উৎপাদন, দক্ষতা উন্নয়ন, সংযোগ আৰু আন্তঃগাঠনি, স্বাস্থ্য আৰু সুস্থতা, ইণ্ডো-পেচিফিক সমুদ্র পদক্ষেপ (আই পি অ' আই) আৰু ৰাষ্ট্ৰ সংঘৰ সংশোধন।

3. ডিজিটেল প্ৰযুক্তিয়ে লোৱা বাৰ্ষিক ভূমিকাৰ কথা স্বীকাৰ কৰি দুইজন মন্ত্ৰীয়ে এক স্থিৰ আৰু শক্তিশালী ডিজিটেল আৰু চাইবাৰ ব্যৱস্থাৰ প্ৰয়োজন উল্লেখ কৰে আৰু এই সন্দৰ্ভত, চাইবাৰ সুৰক্ষা চুক্তিৰ মূলপাঠৰ চূড়ান্তকৰণৰ আদৰ্শ জনায়। এই চুক্তিয়ে সহযোগীতা বৃদ্ধি কৰে ক্ষমতা নিৰ্মাণ, গৱেষণা আৰু বিকাশ, সুৰক্ষা আৰু শক্তি গুৰুত্বপূৰ্ণ তথ্য আন্তঃগাঠনি, 5জি, ইন্টাৰনেট এফ থিংচ (আই অ' টি), আৰ্টিফিচিয়েল ইণ্টেলিজেন্স (এ আই) আৰু আন ক্ষেত্ৰত।

4. মন্ত্ৰী দুজনে পাৰস্পৰিক চিন্তাৰ আঞ্চলিক আৰু বিশ্বব্যাপি বিষয়ৰ ওপৰত মত বিনিময় কৰে আৰু স্বীকাৰ কৰে যে দুইখন দেশৰ মাজত এক শক্তিশালী আৰু দীৰ্ঘস্থায়ী আংশীদাৰীয়ে কোভিড-19 মহামাৰীয়ে সৃষ্টি কৰা সমস্যাবোৰ সমাধা কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। তেওঁলোকে উল্লেখ কৰে যে এক বিনামূলীয়া, মুকলি আৰু অন্তৰ্ভুক্ত ইণ্ডো-পেচিফিক অঞ্চলৰ ভিত্তি এক ভিন্ন আৰু শক্তিশালী যোগান চক্ৰৰ ওপৰত হ'ব লাগিব; আৰু এই সন্দৰ্ভত, ভাৰত, জাপান, অষ্ট্ৰেলিয়া আৰু আন মনে মিলা দেশৰ মাজৰ যোগান চক্ৰ শক্তিশালী পদক্ষেপৰ আদৰ্শ জনায়।

5. দুইজন মন্ত্ৰী একমত হয় যে ভাৰত-পেচিফিক অঞ্চলে শেহতীয়া সময়ত অধিক প্ৰাধান্য অৰ্জন কৰিছে আৰু অঞ্চলটোৰ উন্নয়নৰ বাবে ভাৰত আৰু জাপানে একেলগে কাম কৰাৰ প্ৰয়োজন উল্লেখ কৰে। ইণ্ডো-পেচিফিকৰ ক্ষেত্ৰত নিজ নিজ দৰ্শনৰ মাজৰ সাদৃশ্য উল্লেখ কৰি, যি আইনৰ নিয়ম আৰু

সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাৰ ভিত্তিত, জাপানি পক্ষই মান্তি হয় ভাৰত-পেচিফিক সমুদ্র পদক্ষেপৰ (আই পি অ' আই) সংযোগ স্তম্ভৰ প্ৰমুখ খুঁটা হ'বলৈ আৰু যুটীয়াকৈ ইণ্ডো-পেচিফিকৰ

ক্ষেত্ৰত দুয়োখন দেশৰ লক্ষ্য আগবঢ়াই নিবলৈ।

6. মন্ত্ৰী দুজনে ইজনে সিজনক শুভেচ্ছা জ্ঞাপন কৰে আৰু আগলুক বাৰ্ষিক দ্বিপক্ষীয় সন্মিলন ভাৰত অনুষ্ঠিত কৰাৰ বাবে বাট চোৱাৰ কথা কয় দুইজন প্ৰধান মন্ত্ৰীৰ এক পাৰ্শ্বৰিক সুবিধাৰ সময়ত।

টকিঅ'

অক্টোবৰ 07, 2020

DISCLAIMER: This is an approximate translation. The original is available in English on MEA's website and may be referred to as the official press release.